

Readout by the Official Spokesperson on the India–China LAC Issue (24 September 2020)

September 24, 2020

ভাৰত-চীন এল এ চি বিষয়ৰ ওপৰত কাৰ্যকৰি মুখপাত্ৰৰ ভাষণ (24 চেপ্তেম্বৰ 2020)

চেপ্তেম্বৰ 24, 2020

আপুনি যিহেতু অৱগত যে ভাৰত আৰু চীনৰ জ্যেষ্ঠ সেনাপতিৰ মাজৰ 6তম বৈঠক অনুষ্ঠিত হয় 21চেপ্তেম্বৰত মোডোত।

এই বৈঠকখন অনুষ্ঠিত হয় 4 চেপ্তেম্বৰত মস্কোত অনুষ্ঠিত হোৱা ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক আৰু দুয়ো বিদেশ মন্ত্ৰীৰ 10 চেপ্তেম্বৰ বৈঠকৰ ভিত্তিত। দুয়ো বিদেশ মন্ত্ৰীয়ে এক চুক্তিত মান্তি হয় যে দুয়ো পক্ষই বাৰ্তালাপ অব্যাহত ৰাখিব লাগে আৰু দ্ৰুতগতিত আৰু ব্যাপকভাৱে সংঘাত অঞ্চলসমূহত নিষ্ক্রিয়তা আনিব লাগে।

জ্যেষ্ঠ সেনাপতিসকলে প্ৰায় 50 দিনৰ পিছত ল'গ পাইছে।

বৈঠকখনৰ পিছত দুয়ো পক্ষই এই যুটীয়া প্ৰেছ বিবৃতি মুকলি কৰে যি আপুনি ইতিমধ্যে দেখা পাইছে।

মই এয়া উল্লেখ কৰিব বিচাৰিছো যে এইখন প্ৰথম যুটীয়া প্ৰেছ বিবৃতি যিকোনো জ্যেষ্ঠ সেনাপতিৰ বৈঠকৰ পিছত। এনে স্থলত, ই প্ৰতিফলন কৰে দুয়ো পক্ষৰ উল্লেখিত প্ৰতিশ্ৰুতি এল এ চি-ত নিষ্ক্রিয় কৰাৰ। আমি আগতে উল্লেখ কৰাৰ দৰে, নিষ্ক্রিয়তা এক জটিল প্ৰক্ৰিয়া, য'ত প্ৰয়োজন দুয়ো ফালৰ সেনা পুনৰ প্ৰেৰণ কৰা নিজ নিজ নিয়মীয়া স্থানলৈ এল এ চি-ৰ নিজ নিজ ফালে। ইয়াত দুয়োপক্ষৰ পাৰস্পৰিক প্ৰতিক্ৰমী ক্ৰিয়াৰ প্ৰয়োজন। দুয়ো পক্ষই সকলো সংঘাত অঞ্চলত সম্পূৰ্ণ নিষ্ক্রিয়তাৰ ফালে কাৰ্য কৰি থকাৰ সময়ত, এয়াও প্ৰয়োজনীয় যে ভূমিত স্থিৰতা নিশ্চিত কৰা হয়। শেহতীয়া জ্যেষ্ঠ সেনাপতিৰ বৈঠকখন এই সকলো সামগ্ৰিক প্ৰসংগৰ দৃষ্টিৰে চোৱাৰ প্ৰয়োজন।

এই 6তম বৈঠকখনে জ্যেষ্ঠ সেনাপতিসকলক এক সুযোগ প্ৰদান কৰে এল এ চি-ৰ পৰিস্থিতি স্থিৰ কৰাৰ ক্ষেত্ৰত মুকলি আৰু গভীৰভাৱে ভাব আদান-প্ৰদান কৰাৰ। দুয়ো পক্ষই নিৰ্ণয় কৰিছে সন্মুখৰ যোগাযোগ শক্তিশালী কৰাৰ যাতে আগলৈ আৰু ভুল বুজাবুজি আৰু ভুল বিচাৰ নহয়, সন্মুখলৈ আৰু সেনা প্ৰেৰণ নকৰাৰ, ভূমিৰ পৰিস্থিতি নিজাকৈ পৰিৱৰ্তন নকৰাৰ, আৰু এনে কোনো কাৰ্য নকৰাৰ যি পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব পাৰে।

আগন্তুক পদক্ষেপ হ'ব নিজভাৱে এই পৰিস্থিতি সলনি নকৰা, আৰু সমান্তৰালভাৱে দুয়ো পক্ষই নিজৰ আলোচনা অব্যাহত ৰাখিব সম্পূৰ্ণ নিষ্ক্রিয়তা অৰ্জন কৰাৰ বাবে সংঘাত অঞ্চলসমূহত আৰু সীমান্ত অঞ্চলবোৰত শান্তি আৰু সুৰক্ষা সম্পূৰ্ণভাৱে পুনৰ স্থাপন কৰা নিশ্চিত কৰিবলৈ।

এই ক্ষেত্ৰত, দুয়ো পক্ষই এয়াও নিৰ্ণয় লৈছে জ্যেষ্ঠ সেনাপতিৰ আগন্তুক বৈঠক অতি সোনকালে অনুষ্ঠিত কৰিবলৈ। ইয়াৰ সমান্তৰালভাৱে, ডাব্লিউ এম চি চি-ৰ আগন্তুক বৈঠক অতি সোনকালে অনুষ্ঠিত হ'ব।

নতুন দিল্লী

চেপ্তেম্বৰ 24, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.